

LAFFAN SOFTWARE LIMITED

CIN: L72200AS1985PLC002426

REGD. OFF.: 205, HARIBOL ROY MARKET, 2nd FLOOR, A.T.ROAD, GUWAHATI - 781 001

CORP. OFF.: 21/7, SAHAPUR COLONY, GROUND FLOOR, KOLKATA – 700 053

Web: laffan.co.in

E_mail ID : <u>laffan@mail.com</u> Phone No.: +91 9163513015

September 9, 2023

Head- Listing & Compliance Metropolitan Stock Exchange of India Ltd. (MSEI), 4th Floor, Vibgyor Towers, Plot No. C 62, G Block, Opp. Trident Hotel, Bandra Kurla Complex, Bandra (E), Mumbai – 400 098

Dear Sirs,

Sub.: Submission of Copies of Publication of the Laffan Software Limited ("the Company") under Regulation 30 read with Regulation 47 of SEBI (Listing Obligations and Disclosure Requirements) Regulation, 2015, regarding Notice of Annual General Meeting, E-Voting Information and Book Closure.

In terms of Regulation 30 read with Regulation 47 and other applicable provisions of SEBI (Listing Obligations and Disclosure Requirements) Regulation 2015, please find enclosed copies of newspaper publication in respect of Notice of Annual General Meeting of the Company, E-voting, cut-off date for E-voting & Book Closure, published in "Business Standard English (All Editions) and "Dainandin Barta" (Guwahati Edition) dated September 09, 2023.

Kindly take the above information on record.

AITED

Thanking You,

Yours Faithfully

a l latroix

(SWAPAN SARKAR

For LAFFAN SOFTW

Director

DIN: 05149442

Regd. Office: "GALLANTT HOUSE", I-7, Jangpura Extension, New Delhi – 110014, Tel No.: 011-45048767, Fax: 011-45048767, Email ID: csgml@gallantt.com Website: www.gallantt.com, CIN: L27109DL2005PLC350524

NOTICE

NOTICE is hereby given that the 19th Annual General Meeting (AGM) of the Members of the Company will be held on Saturday, September 30, 2023 at 12.30 P.M. through Video Conferencing ("VC")/Other Audio Visual Means ("OAVM").

Notice of the Meeting setting out the businesses to be transacted thereat and the Annua Report for the year ended 31" March 2023 has been sent through email to the Members whose email addresses have been registered with the Company / Depositories in accordance with the General Circular No. 14/2020, 17/2020 and 20/2020 dated April 08, 2020, April 13, 2020 and May 05, 2020, respectively, read with General Circular No. 10/2022 dated December 28, 2022 issued by Ministry of Corporate Affairs (collective referred to as "MCA Circulars") and Circular No. SEBI/HO/DDHS/ DDHS RACPOD1/P/CIR/2023/001 dated January 05, 2023 read with Circular No SEBI/HO/CFD/ CMD2/CIR/P/2022/62 dated May 13, 2022 and Circular No SEBI/HO/CFD/CMD1/CIR/P/2020/79 dated May 12, 2020 issued by Securities and Exchange Board of India (collectively referred to as "SEBI Circulars") and other applicable circulars.

The Annual Report for the financial year 2022-23 and AGM Notice is available and can be downloaded from the Company's website at www.gallantt.com, website of the Stock Exchanges i.e. BSE Limited at www.bseindia.com; NSE at www.nseindia.com and the website of National Securities Depository Limited (NSDL) at www.evoting.nsdl.com

NOTICE is also hereby given pursuant to Section 91 of the Companies Act. 2013 read with applicable Rules and Regulation 42 of SEBI, (Listing Obligations and Disclosure Requirements) Regulations, 2015, that the Register of Members and Share Transfer Book of the Company shall remain closed from Monday, September 25, 2023 to Saturday, September 30, 2023 (both days inclusive) for the purpose of Annual General Meeting of the Company to be held on Saturday, September 30, 2023.

Pursuant to the provisions of Section 108 of the Companies Act, 2013, read with Rule 20 of the Companies (Management and Administration) Rules, 2014, as amended, and Regulation 44 of SEBI, (Listing Obligations and Disclosure Requirements) Regulations, 2015, the Company is providing its members facility to exercise their right to vote on resolutions proposed to be passed in the 19th AGM of the Company. The Company is providing remote e-voting facility to all its Members to cast their votes on all resolutions set out in the Notice of the AGM. Additionally, the Company is providing facility of voting through e-voting system during the AGM. The Company has engaged the services of National Securities Depository Limited (NSDL) as the agency to provide e-voting facility.

- The communication relating to remote e-voting inter alia containing User ID and password along with the Notice convening the meeting, has been sent to the members. The Notice of the Meeting is also available on the website of the Company at www.gallantt.com and on the website of NSDL at www.evoting.nsdl.com and on the website of the Stock Exchanges on which the Equity Shares of the Company are listed.
- The remote e-voting facility shall commence on Wednesday, September 27, 2023 (9:00 am) and ends on Friday, September 29, 2023 (5:00 pm). The remote e-voting module shall be disabled for voting thereafter.
- Aperson, whose name appears in the Register of Members / Beneficial owners as on the cut-off date i.e. September 23, 2023 only shall be entitled to avail the facility of remote e-voting as well as voting during the meeting.
- Company after dispatch of the Notice and holding shares as of the cut-off date, may obtain the login ID and password by sending a request at evoting@nsdl.co.in of csgml@gallantt.com

Any person, who acquires shares of the Company and becomes a member of the

- The members who have cast their vote by remote e-voting may join the meeting through VC / OAVM but shall not be entitled to cast their vote again
- Those Members, who will be present in the AGM through VC / OAVM facility and have not cast their vote on the Resolutions through remote e-voting and are otherwise not barred from doing so, shall be eligible to vote through e-voting system during the AGM.
- The detailed procedure for remote e-voting, voting during the time of AGM and participation in the AGM through VC/OAVM is provided in the Notice of the AGM. In case of any query / grievances relating to the voting by electronic means, the Members / Beneficial Owners may refer to the Frequently Asked Questions (FAQs) for members and e-voting user manual for members available at the Downloads sections of nttps://www.evoting.nsdl.com or contact NSDL by email at evoting@nsdl.co.in or call or 1800 222 990.

For Gallantt Ispat Limited

Place: New Delhi Dated: September 07, 2023

SUNDARAM MUTUAL (Nitesh Kumar) Company Secretary M. No. F7496 NOTICE is hereby given to the investors / unit holders that pursuant to SEBI circular no. SEBI/HO/IMD/DF3/CIR/P/2020/197

Place: Delhi



VARDHMAN ACRYLICS LIMITED

Registered Office: Vardhman Premises, Chandigarh Road, Ludhiana - 141 010 (Punjab), India Tel No: 0161-2228943-48, Fax: 0161-2601048 PAN: AAACV7602E, CIN: L51491PB1990PLC019212 Email: secretarial.lud@vardhman.com, Website: www.vardhman.com

NOTICE OF AGM AND E-VOTING DETAILS

Notice is hereby given that the 33rd Annual General Meeting (AGM) of the Members of Vardhman Acrylics Limited is scheduled to be held on Saturday, 30th September, 2023 at 3:00 p.m. through Video Conferencing (VC)/ Other Audio Visual Means (OAVM) in compliance with all the applicable provisions of the Companies Act, 2013 and the Rules made thereunder and the Securities and Exchange Board of India ("SEBI") (Listing Obligations and Disclosure Requirements) Regulations, 2015, read with Circulars issued by Ministry of Corporate Affairs dated December 28, 2022, May 5, 2022, January 13, 2021, May 5 2020, April 13, 2020 and April 8, 2020 and SEBI Circulars dated January 5, 2023, May 13, 2022, January 15, 2021 and May 12, 2020 (collectively referred to as "relevant circulars"), to transact the business set out in the Notice calling the AGM. Participation of Members through VC / OAVM will be reckoned for the purpose of quorum for the AGM as per section 103 of the Companies Act, 2013.

In compliance to the above circulars, the Notice of the AGM alongwith Annual Report for the F.Y. 2022-23, have been sent to all the Members whose email addresses are registered with the Company / Depository Participant(s). The aforesaid documents are also available on the Company's website at www.vardhman.com. and on the website of the Stock Exchange i.e, National Stock Exchange of India Limited a www.nseindia.com . Notice of AGM is also available on the website of CDSL at www.evotingindia.com.

Further, pursuant to the provisions of Section 108 of the Companies Act 2013, read with Rule 20 of the Companies (Management and Administration) Rules, 2014, as amended, and Regulation 44 of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015 and relevant circulars, the Company is pleased to provide the facility to Members, to exercise their right to vote, by electronic means on all the resolutions as set out in the Notice of AGM, either through remote e-

Voting or e-Voting during AGM. All the Members are informed that:

- The remote e-Voting period shall commence from Wednesday, 27th September, 2023 from 9:00 a.m. and shall end on Friday, 29th September, 2023 at 5:00 p.m. The remote e-Voting module shall be disabled by CDSL after the aforesaid date and time for e-Voting and once the vote on a resolution is cast by the Member, the Member shall not be allowed to change it subsequently;
- The cut-off date for determining the eligibility to vote by electronic means is Saturday, 23rd September. 2023:
- iii. Any person, who acquires shares and become Member of the Company after dispatch of the Notice of AGM and holding shares as of the cut-off date i.e. Saturday, 23rd September, 2023, may cast their votes by following the instructions and process of e-Voting as provided in the Notice of AGM.
- Members may note that:
- a) The manner of e-Voting by Members holding shares in dematerialized mode, physical mode and for Members who have not registered their email addresses is provided in the Notice of the AGM and is also available on the website of the Company.
- o) Members holding shares in physical mode and who have not registered/ updated their email address with the Company are requested to register/update the same by filing form ISR-1 alongwith a self-attested copy of PAN card at secretarial.lud@vardhman.com or to RTA at mparase@mcsregistrars.com; Members holding shares in dematerialized mode who have no
- registered/updated their email address with their Depository Participant(s) are requested to register/update their email addresses with the relevant Depository Participant
- d) the voting rights of Members shall be in proportion to their shares of the paid up equity share capital of the Company as on the cut-off date: e) the Members who have cast their vote by remote e-Voting prior to the AGM may attend the AGM but shall not be entitled to cast their vote
- again: a person whose name is recorded in the register of Members or in the register of beneficial owners maintained by the depositories as on the
- g) The result of the resolutions passed at the AGM will be declared within 2 working days from the conclusion of AGM.

cut-off date shall be entitled to avail the facility of e-Voting;

For any queries you may contact the following:

Contact Person: Mr. Satin Katval **Designation: Company Secretary**

Address: Registered Office, Vardhman Premises, Chandigarh Road,

Ludhiana-141010, Punjab

E-mail: secretarial.lud@vardhman.com Phone No.: 0161-2228943-48

Place: Ludhiana

Date: 08.09.2023

By order of the Board of Directors (Satin Katval)

Company Secretary

KERALA WATER AUTHORITY e-Tender Notice

Tender No: Re T No.81/2023-24/SE/Q Jal Jeevan Mission (JJM)- WSS to Neduvathoor Panchayat- Phase I- Supply, erection and commissioning of 11 KV substation with all accessories, 550 HP VT raw water pump sets and Pumpling main fabrication work at intake well, Thengolikadavu EMD: Rs. 1,00,000/-

Tender fee: Rs. 8,270/- + Rs. 1,489/-Last Date for submitting Tender: 18.09.2023 02:00:pm hone: 04742745293 Website: www.kwa.kerala.gov.in, www.etenders.kerala.gov.in KWA-JB - GL- 6-1165 - 2023-24

AAYUSH FOOD AND HERBS LIMITED CIN: L01122DL1984PLC018307

Regd. Office: 55, 2nd Floor, Lane 2, Westend Marg, Saidullajab, Near Saket Metro Station, Gadaipur New Delhi South West Delhi, Delhi – 110030, India Ph. No.: 011-46095455, E-mail: cs@aayushfood.com, website: www.aavushfoods.com

NOTICE OF ANNUAL GENERAL MEETING

Notice is hereby given that the 39th Annual General Meeting (AGM) of the members of AAYUSH FOOD AND HERBS LIMITED ("the Company") will be held on Saturday, 30" September 2023 at 02:00 P.M. IST through Video Conference (VC)/ Other Audio Video Means (OAVM), to transact the businesses as set out in the Notice of AGM: All the members are hereby informed that:

- The Company has completed dispatch of the Notice of AGM to the Member through permitted mode on 07th September,2023.
- The facility of casting the votes by the members ("e-voting") will be provided by Central Depository Services (India) Limited (CDSL) and the detailed procedure for the same is provided in the Notice of the AGM.
- The cut-off date for determining the eligibility to vote through remote e-voting or at
- the AGM shall be 23rd September 2023 Persons whose name is recorded in the register of beneficial owners maintained
- as on the cut-off date, only shall be entitled to avail the facility of E-voting. The remote e-voting period commences on 27th September 2023 (09:00 A M and end on 29th September 2023 (05:00 P.M), member may also cast their votes at the time of AGM
- The Register of Members and Share Transfer Books of the Company will remain closed for the period from 24th September 2023 to 30th September 2023 (Both days inclusive) for the purpose of AGM.
- Any person who acquires the shares and becomes the member of the company after the dispatch of the notice and hold shares as on the cut-off date of 23° September 2023, may obtain login ID and password by sending request on helpdesk.evoting@cdslindia.com, to cast their vote electronically. However, if a person is already registered with CDSL for e-voting then existing User Id and password can be used to cast their vote.
- The members who have cast their vote by e-voting prior to meeting may also attend the meeting but shall not be entitled to cast their vote again.

The results declared along with scrutinizer report within the prescribed period shall be displayed on the Company's Website and also communicated to the stock exchange. Members are requested to note that in case you have any queries or issues regarding e-voting, you may refer to the Frequently Asked Questions ('FAQs') and e-voting manual available at www.evotingindia.com under help section or write an email to nelpdesk.evoting@cdslindia.com or call 1800 22 55 33 or send a request at helpdesk.evoting@cdslindia.com.

By Order of the Board For Aayush Food and Herbs Limited

REVISION OF PRODUCT LABELLING ('RISK-O-METER') OF SCHEME OF SUNDARAM MUTUAL FUND

dated October 05, 2020, the Risk-o-meter of the schemes of Sundaram Mutual Fund ("the Fund") shall stand revised as under.

Investors are requested to note that, apart from the change in the Risk-o-meters as stated above, there is no other change in the scheme features including nature, investment objective, asset allocation pattern, terms and conditions of the above-mentioned Scheme.

All other terms and conditions of the Scheme Information Document(s) / Key Information Memorandum(s) / Statement of Additional

This addendum forms an integral part of the Scheme Information Document (SID) / Key Information Memorandum (KIM) / Statement

of Additional Information (SAI) to the schemes of Sundaram Mutual Fund as amended from time to time.

portfolio as on July 31, 2023)

Corporate Office:

Royapettah, Chennai-14.

www.sundarammutual.com

Contact No. (India) 1860 425 7237,

No. 21, Patullos Road, Chennai 600 002.

Naveenakumar Kunjaru Date: 08.09.2023 **Managing Director** DIN: 07087891

Name of the Scheme

Sundaram Low Duration Fund

Information will remain unchanged.

Date: September 09, 2023

For more information please contact:

CIN: U93090TN1996PLC034615

Place: Greater Noida

Dated: September 08. 2023

Sundaram Asset Management Company Ltd

(Investment Manager to Sundaram Mutual Fund)

Place: Chennai

LAFFAN SOFTWARE LIMITED CIN: L72200AS1985PLC002426

Regd. Off: House No. 205, Haribol Roy Market, 2nd Floor, A.T. Road, Guwahati - 781 001, Email Id: laffan@mail.com

NOTICE OF ANNUAL GENERAL MEETING, E-VOTING AND BOOK CLOSURE Notice is hereby given that the Annual General Meeting ("AGM") of the Members of Laffa Software Limited ("Company") is scheduled to be held on Saturday, September 30, 2023 at 02:45 P.M at the registered office of the Company at House No. 205, Haribol Roy Market, 2nd Floor, A.T. Road, Guwahati - 781 001 to transact the businesses as set out in

The dispatch of the notice of AGM, inter alia indicating the process and manner of remote ϵ voting, along with attendance slip and proxy form, has been completed on September 07 2023, to the Members whose names appear in the Register of Members/List o peneficiaries received from the depositories in the following manner:

Through email to the Members who have registered their email ID;

Notice convening the AGM of the Company.

In terms of Section 108 of the Companies Act, 2013 (the 'Act') read with Rule 20 of the Companies (Management and Administration) Rules, 2014, as amended, and Regulation 44 of the Securities and Exchange Board of India (Listing Obligations and Disclosure Requirements) Regulations, 2015 (the 'Listing Regulations') and Secretarial Standard on General Meetings (SS2) issued by the Institute of Company Secrearies of India, the Company is providing the facility to its Members to exercise their right to vote by electronic means on any or all of the businesses specified in the Notice convening the AGM of the Company (remote e-voting), through e-voting services of National Securities Depository Limited ("NSDL"). The details pursuant to the Act and Rules made thereunder are as under:

Members holding shares either in physical form or in dematerialized form and whose name is recorded in the register of members or in the register of beneficial owners maintained by the depositories, as on the cut-off Date, i.e. September 23, 2023 ('eligible Members'), shall be entitled to exercise their right to vote by remote e-voting as well asvoting to be held at AGM on any or all of the businesses specified in the Notice convening the AGM of the Company;

- the remote e-voting will commence on Wednesday, September 27, 2023 at 09:00 a.m.:
-) the remote e-voting will end on Friday, September 29, 2023 at 5:00 p.m.;) the remote e-voting module shall be disabled for voting thereafter and voting through electronic means shall not be allowed thereafter. Once the vote on a resolution is cast by a Member, the Member shall not be allowed to change it subsequently
- Members may note that: the facility for voting through ballot paper shall be made available at the AGM and the members attending the meeting who have not casted their vote by remote e-voting shall be able to exercise their rights at the meeting through ballot paper;
- A member may participate in the AGM even after exercising his right to vote through remote e- voting but shall not be allowed to vote at the AGM. case a person has become a Member of the Company after the dispatch of the AGM Notice but on or before the cut-off date-i.e. September 23, 2023, may obtain the login ID and password by sending request at evoting@nsdl.co.in
- A person, whose name is recorded in the register of Members or in the register of Beneficial owners maintained by the depositories as on cut-off date only shall be entitled to avail the facility of remote e-voting as well as voting at the AGM through ballot
- In case of any queries, you may refer to Frequently Asked Questions (FAQs) for members and e-voting user manual for members available at the Download sections of https://www.evoting.nsdl.com/ or contact Mr. Swapan Sarkar, Managing Director a
- laffan@mail.com The Board of Directors has appointed Mr. Sanjay Kumar Vyas, Practicing Company Secretary as a Scrutinizer to scrutinize the voting through Remote e-voting and install Poll process in a fair and transparent manner.
- The Register of members and Share Transfer Books of the Company will remain closed from Sunday, September 24, 2023 to Saturday, September 30, 2023 (both days inclusive) for the purpose of AGM.

Members may go through the Notice for the AGM for detailed process and manner on remote e-voting. Any grievances or queries of the Members of the Company, connected with the electronic voting, can be addressed to as per the details provided above or may vrite to the Company Secretary at the Corporate Office of the Company

The Notice convening the AGM and other relevant documents will be available on the website of the Company at www.laffan.co.in and the website of NSDL at www.evoting.nsdl.com. By order of the Board

For Laffan Software Limited (SWAPAN SARKAR)

Notice cum Addendum to the Scheme Information Document (SID) and Key

Information Memorandum (KIM) of the Schemes of Sundaram Mutual Fund

Existing Risk-o-meter (Based on scheme | Revised Risk-o-meter (Based on scheme

For Sundaram Asset Management Company Ltd

1st & 2nd Floor, Sundaram Towers, 46, Whites Road, 蜜

(NRI) +91 40 2345 2215 Fax: +91 44 2841 8108.

Company Secretary & Compliance Officer

portfolio as on August 31, 2023)

R Ajith Kumar

Mother Dairy Calcutta P.O.- Dankuni Coal Complex Dist : Hooghly, Pin - 712310

DIN: 05149442

Ref. No.: WBMDC/PUR/23-24/ TENDER-031 Dated-07.09.2023 Mother Dairy Calcutta invites e-tender for supplying of "2000 kg Table Butter (100 gm Pack)". Please visit www.wbtenders.gov.in and www.motherdairycalcutta. com/tender for details. Last date of uploading the offer is 23.09.2023 upto 03.00 pm.

Chief General Manager

SUPPLY, TESTING AND HANDING OVER OF AIRCRAFT RECOVERY EQUIPMENTS Cochin International Airport Ltd. (CIAL) invites 02 Nos. of tenders from original equipment manufacturers (OEMs) for supply, testing and handing over of aircraft recovery equipment for Cochin International Airport. Tender No.1 & 2

🕏 COCHIN INTERNATIONAL AIRPORT LIMITED

Cost of each EMD for each Tender Document tender (Rs.) Completion Period of each tender

Rs.3.000/- Rs. 2,00,000/- The time for completion of the supply contract US \$ 2,500/- (including testing commissioning and handing over of the equipment at site) shall be 09 (Nine) months from the date of Euro € 2,300/- purchase order.

Interested firms may submit their application for issuing the tender documents along with tender cost of Rs.3,000/- (inclusive of tax) in the form of Demand Draft favoring Cochin International Airport Limited payable at Nedumbassery / Ernakulam to the office of the **Managing** Director, Cochin International Airport Limited, Kochi Airport P.O. Kerala - 683 111 (India) on or before 22/09/2023. For eligibility criteria and other details, visit our website www.cial.aero.

Managing Director

LOGIC INFOTECH LIMITED CIN: L51909AS1985PLC002290

Regd. Off: House No. 205, Haribol Roy Market, 2nd Floor, A.T. Road, Guwahati - 781 001, Email Id: Iil_logic90@hotmail.com

NOTICE OF ANNUAL GENERAL MEETING, E-VOTING AND BOOK CLOSURE

Notice is hereby given that the Annual General Meeting ("AGM") of the Members of Logic Infotech Limited ("Company") is scheduled to be held on Saturday, September 30, 2023 at 03:30 P.M at the registered office of the Company at House No. 205, Haribol Roy Market, 2nd Floor, A.T. Road, Guwahati - 781 001 to transact the businesses as set out i Notice convening the AGM of the Company.

The dispatch of the notice of AGM, inter alia indicating the process and manner of remote e voting, along with attendance slip and proxy form, has been completed on September 07 2023, to the Members whose names appear in the Register of Members/List of neficiaries received from the depositories in the following manner

Through email to the Members who have registered their email ID;

In terms of Section 108 of the Companies Act, 2013 (the 'Act') read with Rule 20 of the Companies (Management and Administration) Rules, 2014, as amended, an Regulation 44 of the Securities and Exchange Board of India (Listing Obligations and Disclosure Requirements) Regulations, 2015 (the 'Listing Regulations') and Secretarial Standard on General Meetings (SS2) issued by the Institute of Compan Secretaries of India, the Company is providing the facility to its Members to exercise their right to vote by electronic means on any or all of the businesses specified in the Notice convening the AGM of the Company (remote e-voting), through e-voting services of National Securities Depository Limited ("NSDL"). The details pursuant t the Act and Rules made thereunder are as under:

Members holding shares either in physical form or in dematerialized form and whose name is recorded in the register of members or in the register of beneficial owners maintained by the depositories, as on the cut-off Date, i.e. September 23 2023('eligible Members'), shall be entitled to exercise their right to vote by remote e voting as well as-voting to be held at AGM on any or all of the businesses specified i

- the Notice convening the AGM of the Company; the remote e-voting will commence on Wednesday, September 27, 2023 at 09:00 a.m the remote e-voting will end on Friday, September 29, 2023 at 5:00 p.m.;
- the remote e-voting module shall be disabled for voting thereafter and voting through electronic means shall not be allowed thereafter. Once the vote on a resolution is case by a Member, the Member shall not be allowed to change it subsequently; Members may note that: the facility for voting through ballot paper shall be made available at the AGM and the
- members attending the meeting who have not casted their vote by remote e- votin shall be able to exercise their rights at the meeting through ballot paper; A member may participate in the AGM even after exercising his right to vote throug remote e-voting but shall not be allowed to vote at the AGM.
- In case a person has become a Member of the Company after the dispatch of the AGN.

 Notice but on or before the cut-off date-i.e. September 23, 2023, may obtain the logic ID and password by sending request at evoting@nsdl.co.in
- A person, whose name is recorded in the register of Members or in the register of Beneficial owners maintained by the depositories as on cut-off date only shall be entitled to avail the facility of remote e-voting as well as voting at the AGM through ballot paper.
- In case of any queries, you may refer to Frequently Asked Questions (FAQs) for members and e-voting user manual for members available at the Download section of https://www.evoting.nsdl.com/ or contact Mr. Swapan Sarkar, Managing Director a lil_logic90@hotmail.com.
- The Board of Directors has appointed Mr. Sanjay Kumar Vyas, Practicing Company Secretary as a Scrutinizer to scrutinize the voting through Remote e-voting and instal Poll process in a fair and transparent manner The Register of members and Share Transfer Books of the Company will remain
- closed from Sunday, September 24, 2023 to Saturday, September 30, 2023 (both days inclusive) for the purpose of AGM. Members may go through the Notice for the AGM for detailed process and manner or remote e-voting. Any grievances or queries of the Members of the Company, connected

with the electronic voting, can be addressed to as per the details provided above or may write to the Company Secretary at the Corporate Office of the Company. The Notice convening the AGM and other relevant documents will be available on the

website of the Company at logicinfotech.co.in and the website of NSDL at www.evoting.nsdl.com By order of the Boar

For Logic Infotech Limited (SWAPAN SARKAR

DIN: 05149442

Date: 08 09 2023 Place: Guwahati

MICL KOTHARI INDUSTRIAL CORPORATION LIMITED CIN No. L74110TN1970PLC005865

Regd. Office: 'Kothari Buildings'114, Mahatma Gandhi Salai, Nungambakkam, Chennai - 600 034

Website: www.kotharis.in, Phone No: 044-28334565 Email id: enquiries@kotharis.in NOTICE is hereby given that the 53rd Annual General Meeting of the Company will be held at

11.00 a.m. on Saturday 30th September 2023 through video conferencing / Other Audio-Visual Means ("VC/OAVM") in compliance with the Ministry of Corporate Affairs vide its Circular No. 10/2022 dated December 28, 2022 read with Circular No. 02/2022 dated May 05, 2022 read with Circular No.21/2021 dated December 14, 2021 read with Circular No.02/2021 dated January 13, 2021 read with Circular No. 20/2020 dated May 05, 2020, Circular No.14/2020 dated April 8, 2020 read with Circular No.17/2020 dated April 13, 2020 as well as SEBI circular No.SEB/HO/CFD/PoD-2/P/CIR/2023/4 dated 5th January, 2023 issued by the Securities and Exchange Board of India ("SEBI Circular"), without the physical presence of the Members at

In compliance with the aforesaid MCA and SEBI Circulars, the notice of the AGM along with the Annual Report 2022-2023 have been sent through electronic mode to those Members whose email addresses are registered with the Company/ Depositories. Members may note that the Notice calling the AGM is also available on the Company's website www.kotharis.in, website of the Stock Exchanges i.e. BSE Limited at www.bseindia. com, and on the website of CDSL (agency for providing e-voting facility) at www.evotingindia.com.

All the items of ordinary and special business as set out in the notice of AGM may be transacted through remote e-voting and e-voting at the AGM.

The voting period begins on 27th September 2023 at 09.00 a.m. and ends on 29th September 2023 at 05.00 p.m. Remote e-voting shall not be allowed beyond 29th September, 2023 at 5.00P.M. Cut-off date for determining the eligibility to vote through electronic means or at the AGM will be 23rd September 2023. Detailed procedures for remote e-voting / e-voting during the 53rd AGM is provided in the Notice of the AGM.

A person whose name is recorded in the register of members or in the register of beneficial owners maintained by the depositories of NSDL/CDSL as on the cut-off date (23.09.2023) only shall be entitled to avail the facility of remote e-voting as well as e-voting at the AGM. After dispatch of the notice, any person who acquires shares of the Company and becomes member of the Company as on the cut-off date i.e. Saturday, 23rd September 2023 may obtain the login ID and password by sending an email to enquiries@kotharis.inor helpdesk.evoting@cdslindia.com by mentioning their Folio No./DP ID and Client ID No. However, if you are already registered with CDSL for remote e-voting then you can use your existing user ID and password for casting your vote.

Additionally, the facility of e-voting shall also be available at the time of AGM for members attending the meeting who have not already cast their vote by remote e-voting shall also be able to exercise their right during the AGM. The members who have cast their vote by remote e-voting prior to the AGM may also attend the AGM but shall not be entitled to cast their vote again

Notice is also given pursuant to Section 91 of the Companies Act, 2013 and rules 10 of the Companies (Management and Administration) Rules, 2014 that the Register of Members and Share Transfer books shall remain closed from 24.09.2023 to 30.09.2023 (Both days inclusive) for the purpose of Annual General Meeting

Manner of registering /updating mobile number and email address:

1. For Physical shareholders - please provide necessary details like Folio No., Name of shareholder, scanned copy of the share certificate (front and back), PAN (self attested scanned copy of PAN card), AADHAR (self attested scanned copy of Aadhar Card) by email to company/rta email id viz: companysecretary@kotharis.in/ yuvraj@integratedindia.in

2. For demat shareholders - Please update your email id & mobile no. with your respective depository Participant (DP).

3. For individual demat shareholders - Please update your email id & mobile no. with your respective depository Participant (DP) which is mandatory while e-Voting & joining virtual

The company has appointed Mr. N Ganesan, a practicing Chartered Accountant as the

scrutinizer for conducting the remote e-voting and e-voting process during the AGM in a fair and transparent manner If you have any queries or feedback relation to voting by electronic means you may mail to helpdesk.evoting@cdslindia.com or contact Mr. Mehboob Lakhani (022-23058543) or Mr. Rakesh Dalvi (022-23058542) or Mr. Nitin Kunder (022-23058738)

Place: Chennai

Date: 09.09.2023

By order of the Board For Kothari industrial corporation limited

Company secretary and compliance officer

Mutual fund investments are subject to market risks, please read all scheme related documents carefully before investing. Returns are not assured or guaranteed.

PG ELECTROPLAST LIMITED

(CIN L32109DL2003PLC119416)
Registered Office: DTJ209, DLF Tower B, Jasola, New Delhi-110025;
Corporate Office: P-4/2 to 4/6, Site-B, UPSIDC Industrial Area, Surajpur, Greater Noida, Dist. Gautam Budh Nagar (U.P.) -201306
Tel-Fax: 011-41421439; Email: investors@pgel.in; Website: www.pgel.in

NOTICE OF THE 21ST ANNUAL GENERAL MEETING, E-VOTING & BOOK CLOSURE NOTICE is hereby given that the 21st Annual General Meeting (AGM) of the Shareholders of the Company will be held or Saturday, September 30, 2023, at 02.00 P.M. through Video Conferencing/Other Audio Visual Means ("VC/OAVM") in compliance with the provisions of the Companies Act, 2013 ('the Act'), MCA General Circular No. 10/2022 dated December 28, 2022, issued by the Ministry of Corporate Affairs (MCA) and Circular SEBI/HO/CFD/PoD-2/P/CIR/2023/4 dated January 5, 2023 (collectively

referred to as 'Circulars'), to transact the business as set out in the Notice convening the AGM. The members will be able to attend the AGM through VC/OAVM at https://emeetings.kfintech.com. Members participating in the meeting through VC/OAVM.

shall be reckoned for the purpose of quorum under section 103 of the Act. In compliance with the Circulars, Notice of the AGM and Annual Report 2022-23 have been emailed only to those members o the Company whose email addresses are registered with Company/Depository Participant(s). The aforesaid documents are also available on the website of the Company i.e. www.pgel.in and the websites of the stock exchanges where the shares of the Company are listed i.e. www.bseindia.com and www.nseindia.com as well as on the website of KFin Technologies Limited (KFin) i.e. https://evoting.karvy.com/.

Pursuant to the provisions of Section 108 of the Companies Act, 2013 (the Act) read with Rule 20 of the Companies (Managemen and Administration) Rules, 2014, as amended, and Regulation 44 of the Securities and Exchange Board of India (Listing Obligations and Disclosure Requirements) Regulations, 2015 [Listing Regulations], the Company is providing the facility to its members holding shares either in physical form or dematerialized form, as on September 22, 2023 (cutoff date) for casting their votes electronically in respect of the business to be transacted at the AGM. The Company has appointed Ms. Puja Mishra of M/s Puja Mishra & Co., Practicing Company Secretary as the scrutinizer for conducting the e-voting process in a fair and transparent manner. Further, the facility for voting through electronic voting system will also be made available at the AGM and the members attending the AGM who have not casted their vote(s) by remote e-voting will be able to vote at the AGM. A member may participate in the AGM even after exercising his right to vote through remote e-voting but shall not be allowed to vote again in the meeting. Information and instructions including details of the user id and password relating to e-voting have been sent to the members through email. The same login credentials may be used for attending the AGM through VC/OAVM.

Detailed process and manner of Remote e-voting and e-voting at the AGM by the members holding shares in dematerialized mode, physical mode and for members who have not registered their email address is provided in the Notes to the AGM Notice. As per the SEBI circular dated December 9, 2020 on e-voting facility provided by Listed Companies, individual members holding securities in Demat mode are allowed to vote through their demat account maintained with Depositories and Depository Participants. Members are advised to update their mobile number and email id in their demat accounts in order to access e-voting facility. Individual members holding securities in physical mode are allowed to vote through e-voting platform https://evoting.kfintech.com. Other members except individual members are also allowed to vote through e-votin platform https://evoting.kfintech.com. The remote e-voting period commences on September 26, 2023 (09.00 A.M.) and ends on September 29, 2023, (5.00 P.M.). The

remote e-voting module shall be disabled for voting thereafter. During the remote voting period, members of the Company holding shares either in physical form or in dematerialized form, as on the cut-off date i.e. September 22, 2023, may cast their votes electronically. The votes once cast by the members, cannot be changed or cancelled. Any person, who acquires shares of the Company and becomes member of the Company after dispatch of the notice and holding shares as on the cut-off date i.e., Company and becomes member of the Company after dispatch of the notice and holding shares as on the cut-off date i.e., September 22, 2023, such member can also use e-voting facility using the login credentials of your demat account through your Depository Participant registered with NSDL/CDSL. Members having demat accounts in NSDL & CDSL facing any technical issue in login for e-voting can contact NSDL helpdesk by sending a request at evoting@nsdl.co.in or call at toll free no.: 18001020990 and 1800224430 AND can contact CDSL helpdesk by sending a request at helpdesk.evoting@cdslindia.com or contact at 022- 23058738 or 022-23058542-43. Members having any queries regarding e-voting during the AGM or requiring technical assistance before or during the AGM to access and participate in the Meeting may contact KFin at emeetings@kfintech.com or Helpline: 18003094001. Members are advised to keep their email ID and mobile number registered with the Depository/Depository Participant to receive timely communications.

For PG Electroplast Limited

Sanchay Dubey Company Secretary

NOTICE is further given that pursuant to provisions of Section 91 of the Act and provisions of Listing Regulations, the Registe of Members and Share Transfer Books shall remain closed from September 23, 2023 to September 30, 2023 (both days inclusive for the purpose of the AGM.

গীত পৰিৱেশন, শুকুৰবাৰে তেজপুৰত এনপিএছ মানে 'ননচেঞ্চ পেন্সন স্কিম'

ভাৰতৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৭সংখ্যক জন্ম জয়ন্তী অনুষ্ঠানত শিল্পীৰ

দৰঙত ভাৰত যাত্ৰাৰ দল উপস্থিত হৈ অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ সাধাৰণ সম্পাদক কমলাকান্ত ত্ৰিপাঠীৰ ঘোষণা

দোৱাৰ-আমলাত বাঁহশিল্প উদ্যোগ প্ৰতিষ্ঠাৰ প্ৰস্তুতি

নিবনুৱা সমস্যা সমাধানৰ উল্লেখনীয় পদক্ষেপ হ'ব ঃ প্ৰভাত তাৰ

ঠিকাভিত্তিক শব্দ শিক্ষকৰ আগত ব্যৱহাৰ নকৰিব

দৈনন্দিন বাৰ্তাৰ সেৱা, দেওমৰনৈ, ৮ ছেপ্টেম্বৰঃ এনপিএছ মানে হ'ল ননচেঞ্চ পেন্সন স্ক্রিম। যি ননচেঞ্চ হয় তেওঁহে এন পি এছ দিয়ে। মন্ত্রী, বিধায়কসকলে এনপিএছলৈ চাওঁক। কাৰণ তেওঁলোকে পুৰণি পেন্সন ব্যৱস্থা গ্ৰহণ কৰে আৰু একেসময়তে দুই-তিনিটা পেন্সন গ্ৰহণ কৰি থাকে। এইদৰে প্ৰকাশ কৰে অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ প্ৰধান সম্পাদক কমলাকান্ত ত্ৰিপাঠীয়ে।নতুন পেন্সন ব্যৱস্থা (এনপিএছ) বাতিল কৰি পুৰণি পেন্সন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত যোৱা পাঁচ ছেপ্টেম্বৰ শিক্ষক দিৱসৰ পৰা আৰম্ভ হোৱা এমাহ জোৰা 'ভাৰত যাত্ৰা' ৰ দলটো যোৱা নিশা দৰং জিলাত প্ৰৱেশ কৰে। তদপলক্ষে কালি নিশা প্ৰায় ৯ বজাত বেচিমাৰী মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত এখন চমু সভাত সৰ্বভাৰতীয় প্ৰধান সম্পাদক জনে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে দেশৰ উন্নয়ন সাধন কৰে শিক্ষকসকলেহে। শিক্ষকে সমাজ গঢ়ে, এই সমাজ গঢ়োতাসকলক চৰকাৰে অৱহেলা কৰি আছে। ঠিকা শব্দটো শিক্ষকৰ আগত ব্যৱহাৰ হোৱা বাবেও তেওঁ আক্ষেপ প্ৰকাশ কৰে। টেট উত্তীৰ্ণ হৈ যোগ্যতা অৰ্জনৰে শিক্ষক হোৱাৰ পিছত ঠিকা শব্দটো থাকিব নালাগে বুলি প্ৰকাশ কৰে অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ প্ৰধান সম্পাদক ক্মলাকান্ত ত্ৰিপাঠীয়ে। ভাৰত যাত্ৰাত অংশগ্ৰহণ কৰা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে পাঁচ শতাধিক শিক্ষক কৰ্মচাৰী উপস্থিত থকা উক্ত চমু সভাত প্ৰকাশ কৰে যে সমগ্ৰ ৰাষ্ট্ৰজুৰি আৰম্ভ হোৱা এই ভাৰত যাত্ৰাই ইতিমধ্যে নৰেন্দ্ৰ মোদীৰ মচনদ কঁপাইছে আৰু কেন্দ্ৰীয় বিত্ত বিভাগৰ বৈঠক আৰম্ভ হৈছে। ডিচেম্বৰৰ ভিতৰত পুৰণি পেন্সন ব্যৱস্থা ঘূৰাই নাপালে শিক্ষক সমাজ ক্ষান্ত নহয় বুলি প্ৰকাশ কৰে কাৰ্যসূচীত অংশগ্ৰহণ কৰা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথে। ইয়াৰ বাবে পৰৱৰ্তী সময়ত কঠোৰ আন্দোলন কাৰ্যসূচীৰ বাবে প্ৰস্তুত থাকিবলৈ শিক্ষকসকলক সাজু থাকিবলৈ তেওঁ আহ্বান জনায়। উল্লেখ্য যে ভাৰতবৰ্ষৰ চাৰিওটা দিশৰ পৰা চাৰিটা দলে এমাহ জোৰা 'ভাৰত যাত্ৰা'ৰ অন্তত দিল্লীত গৈ মিলিত হ'ব। যোৱানিশা দৰং জিলাত প্ৰৱেশ কৰা দলটোক মঙলদৈ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ শিক্ষকসকলে

দৈনন্দিন বাৰ্তাৰ সেৱা, বৈঠালাংছ', ৮ ছেপ্টেম্বৰ ঃ পাহাৰীয়া জিলা

পশ্চিম কাৰ্বি আংলং তথা ১নং দোৱাৰ-আমলা পৰিষদীয় সমষ্টিত

শেহতীয়াকৈ সংহত ৰাষ্ট্ৰীয় বাঁহ মিছনৰ জৰিয়তে বাঁহশিল্পৰ এক

গুৰুত্বপূৰ্ণ উদ্যোগ প্ৰতিষ্ঠাৰ পদক্ষেপে জিলাবাসীলৈ নিবনুৱা সমস্যা

সমাধানৰ ক্ষেত্ৰত আশাৰ বতৰা কঢ়িয়াই আনিছে বুলি জানিব পৰা

গৈছে। বাঁহ উৎপাদনৰ ক্ষেত্ৰত দেশৰ ভিতৰতেই গুৰুত্বপূৰ্ণ স্থান

দখল কৰা পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙত প্ৰতিষ্ঠা হ'বলগীয়া

এই বাঁহশিল্পৰ উদ্যোগটো ১নং দোৱাৰ-আমলা পৰিষদীয় সমষ্টিৰ

পাৰিষদ তথা কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰ'ৰ এক সপোনৰ প্ৰকল্প

বুলি জানিব পৰা গৈছে।বৃহৎ আৰু ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে জিলাখনৰ

যুৱক-যুৱতীসকলক স্বালম্বিতাৰ বাট দেখুৱাবলৈ বলিষ্ঠ পদক্ষেপ গ্ৰহণ

কৰা যুৱনেতা তাৰ'ৱে এই প্ৰকল্পটিৰ জৰিয়তে কমেও পাঁচ হাজাৰ

ৰহা টোলগেটিৰ

সমীপত তিনিখন

বেচিমাৰীত আদৰণি জনাই আৰু দৰঙৰ পশ্চিম সীমান্তলৈ সহযোগ কৰি আগবঢ়াই নিয়ে। এই যাত্ৰাত ওড়িশা শিক্ষক সন্মিলনীৰ কাৰ্যালয় সম্পাদক লক্ষ্ণ বেহৰা, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপ-সভাপতি নীলাক্ষী গগৈ, কোষাধ্যক্ষ চমচেৰ আহমেদ, ডিজিটেল কোষৰ সহকাৰী সম্পাদক অৰুণ শইকীয়া, ডিজিটেল কোষৰ সদস্যা দেৱজ্যোতি হাজৰিকা, অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ সদস্যা কল্পনা দাস, গুৱাহাটী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ভাৰপ্ৰাপ্ত সম্পাদক অমল শর্মাই অংশগ্রহণ



'আছাম স্কীৰ ডেভেল'পমেণ্ট মিছন'উদ্বোধন কৰাৰ মুহুৰ্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, জনতা ভৱনত শুকুৰবাৰে

বিদ্যালয় চোহদত

'বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক বৰ্খাস্ত কৰক, লাইশ্ৰাম লাড্ডু সিং গ' বেক' ধ্বনি

দৈনন্দিন বাৰ্তাৰ সেৱা, তামুলপুৰ, ৮ ছেপ্টেম্বৰ ঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ তামুলপুৰ জিলা এবছুৰ সভাপতি অমৃত ৰামচিয়াৰী, তামুলপুৰ জিলা এবছুৰ তৰ্ক সম্পাদক কমল বড়ো, তামূলপুৰ দুৰ্নীতিপৰায়ণ উপাচাৰ্য লাইশ্ৰাম লাড্যু সিঙক শীঘ্ৰে বৰ্খাস্তকৰণ, নতুনকৈ উপাচাৰ্য নিযুক্তি আৰু উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্তকে ধৰি আন কে'বাটাও দাবীৰ সমৰ্থনত তামুলপুৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত আজি জিলাখনৰ তামুলপুৰ মহাবিদ্যালয়, তামুলপুৰ স্নতিক মহাবিদ্যালয় আৰু গোৰেশ্বৰ মহাবিদ্যালয় চৌহদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয়। তামলপৰ মহাবিদ্যালয়ত আজি তামলপৰ জিলা এবছৰ সভাপতি বানেশ্বৰ নাৰ্জাৰীৰ নেতৃত্বত শতাধিক প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে বেনাৰ, প্লে'কাৰ্ড লৈ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্যু সিং গ' বেক, দুৰ্নীতিপৰায়ণ উপাচাৰ্যক শীঘ্ৰে বৰ্খাস্ত কৰক, এবছু লং লিভ, আমাক ন্যায় লাগে ন্যায় দিয়ক, বড়োলেগু বিশ্ববিদ্যালয়ক ৰক্ষা কৰক, ছাত্ৰ-ছাত্ৰীৰ লগত হেতালি খেলা বন্ধ কৰক, লাইশ্ৰাম লাড্ড সিং হায় হায়. আদি শ্ল'গান দি উত্তাল কৰি তোলে তামুলপুৰ মহাবিদ্যালয় (বৰনগৰ) আৰু

উত্তৰ গুৱাহাটী সুধাকণ্ঠৰ

জন্মদিনত শ্রদ্ধাঞ্জলি

দৈনন্দিন বাৰ্তাৰ সেৱা, উত্তৰ গুৱাহাটী, ৮ ছেপ্টেম্বৰ ঃ

সংগীত সূৰ্য্য ভাৰতৰত্ন তথা গণ-শিল্পী সুধাকণ্ঠ ডণ্ভূপেন

হাজৰিকাৰ ৯৭ সংখ্যক ওপজা দিন উপলক্ষে আজি

শংকৰদেৱ শিশু নিকেতন, উত্তৰ গুৱাহাটীত শিল্পী গৰাকীক

শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন

কৰা হয় । শ্ৰদ্বাঞ্জলি অনুষ্ঠানৰ আৰম্ভণিতে গণশিল্পী গৰাকীৰ

প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে শিক্ষানুষ্ঠান খনৰ পৰিচালনা

সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে, মাল্যার্পন কৰে

উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ সভাপতি দিগন্ত বৰদলৈ

আৰু সাংগঠনিক সম্পাদক গোপাল ঠাকুৰীয়াই । শ্ৰদ্ধাঞ্জলি

অনুষ্ঠানৰ পিছতেই নিকেতন পৰিচালনা সমিতিৰ সম্পাদক

মুকুটেশ্বৰ গোস্বামী, উপ প্ৰধান আচাৰ্য জগদীশ শৰ্মা,

সংগীতাচাৰ্য্যা মনিকা মুদৈ, জিন্টু তালুকদাৰ আচাৰ্য-আচাৰ্যা

, আদিকে ধৰি শিক্ষানুষ্ঠান খনৰ কৰ্মচাৰী সকলৰ সহযোগত

এই ন্যায্য দাবী মানি ল'বই লাগিব। যদি মানি নলয় তেতিয়াহ'লে ইয়াতকৈয়ো ভয়াৱহ প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি চৰকাৰক সকীয়াই দিয়ে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত তামুলপুৰ জিলা এবছুৰ সভাপতি বানেশ্বৰ নাৰ্জাৰীৰ নেতৃত্বত তামুলপুৰ আঞ্চলিক এবছুৰ সভাপতি বিমল বড়ো, কুমাৰীকাটা আঞ্চলিক এবছুৰ সভাপতি শুক্লেশ্বৰ দৈমাৰী, নাগ্ৰীজুলি এবছুৰ সভাপতি

নিচুকীয়া সংমণ্ডলত অভিযান্ত্ৰিক কাম

বিদা জাননী নং ঃ টিএছকে/ইএনজিজি/৮১ অ ২০২৩: তাৰিখ ঃ ০৫-০৯-২০২৩: নিম্নলিখিত কাম াবে নিম্নস্থাক্ষৰকাৰীৰ দ্বাৰা ই-নিবিদা আহ্বান কৰা হৈছে আইটেম নং.ঃ১; সামগ্ৰীৰ সংক্ষিপ্ত বিৱৰণঃ ফৰকাটি ংচন-যোৰহাট টাউন -মৰিয়নী জংচন শাখাৰ মাজ ঃমিঃ ০.০০ ৰ পৰা ৫.৮০ লৈ আৰু ২৩.১০ৰ প a.০০লৈ সম্পূৰ্ণ বালাষ্ট পুনৰুদ্ধাৰ - ফৰকাৰ্চি ংচন - যোৰহাট টাউন (এছএল)ৰ সৈতে জড়িৎ াাক ৰ/ বাক দি /চাহিবগঞ্জ/তালিঝাৰি নাৰগাৰিয়াৰ পৰা বালাষ্ট গুডি কৰিব পৰা মেচি াৰ্মাণ, যোগান আৰু লোডিং। নিবিদা মূল্য .৬১.২৩.০৮৫/- টকা; **আমানত ধন** ঃ ৪.৩০.৬ কা: আইটেম নং.ঃ২: সামগ্রীৰ সংক্ষিপ্ত বিৱৰণ তনিচুকীয়া সংমণ্ডলতঃ তিনিচুকীয়া সংমণ্ডৰ ভিন্ন স্থানত বাৰিষা সংৰক্ষিত মজুতৰ অভাৱ দৃ ৰিবলৈ বোল্ডাৰৰ যোগান ধৰা। **নিবিদা মূল্য** ১.৪১.০২০/- টকা: **আমানত ধনঃ** ৭০.৮০০ বদা বন্ধ কৰাৰ তাৰিখ আৰু সময় ২৭-০৯-২০২৩ৰ ৫:০০ ঘণ্টাত আৰু **মুকলি** কৰা হ'ব ১৬:০০ ঘণ্টাৎ পৰোক্ত ই-নিবিদাৰ সম্পূৰ্ণ তথ্য আৰু নিবিদাৰ নথি ত্ৰ ২৭-০৯-২০২**৩ৰ ১৫**:০০ ঘণ্টালৈকে ৱেবছাই reps.gov.in তউপলব্ধ হ'ব।

হাঁহিমুখে গ্ৰাহকৰ সেৱাত

ডিআৰএম (ডব্লিউ), তিনিচুকীয় উত্তৰ-পূব সীমান্ত ৰে'লৱে

ষ্ট'ৰছ ই-আহৰণ

দ্বাৰা ই-নিবিদা আহ্বান কৰা হৈছে। ক্র নং.ঃ ১; নিবিদা নং.ঃ ০১২৩৫১৭০; বিৱৰণ চএমএছ ক্ৰছিং ১২ত ১, ৬০কেজি টি-৪২২০ নবিদাৰ পৰিমাণঃ (i) চিলাপথাৰৰ বাবে ২২ট) কাটিহাৰৰ বাবে ৪৫ ছেট, (iii) ই∾ফলৰ ব ২ ছেট. (iv) ৰঙিয়াৰ বাবে ৩৬ ছেট। **দিবলগী**য় বিদাৰ অন্তিম তাৰিখ ঃ ১৩-০৯-২০২৩।

টোকা ঃ নিবিদা জাননী আৰু নিবিদা নথিপুত্ৰৰ স ৱৰণৰ বাবে. নিবিদাকাৰীয়ে ওপৰোক্ত নিবিদা ংশগ্ৰহণ কৰিব বিচৰাসকলে ৱেবছাইট www.ireps.gov.in) লগ অন কৰিব পাৰে। সম্ভাৱ বিদাকাৰী, যিসকলে অংশগ্ৰহণ কৰিব বিচাৰে তুওঁলোকে ওপৰোক্ত বেবছাইটৰ নিজকে লগ ইন চৰিব লাগিব আৰু তেওঁলোকৰ প্ৰস্তাৱটো লেক্ট্ৰনিকভাৱে দাখিল কৰিব লাগিব, যদি সেইবোৰ তিমধ্যে **আইআৰইপিএছ**্ত পঞ্জীয়ন কৰা হৈছে। েতেওঁলোক **আইআৰইপিএছ**-ত পঞ্জীয়ন কু , তেন্তে তেওঁলোকক ভাৰত চৰকাৰৰ তথ্য প্ৰযুগি মাইন ২০০০-ৰ অধীনত প্ৰমাণপত্ৰ প্ৰদানকী ।ংস্থাবোৰৰ পৰা তৃতীয় শ্ৰেণীৰ ডিজিটেল স্বাক্ষ মাণপত্ৰপ্ৰাপ্তকৰিবলৈ আৰু ওপৰোক্ত নিবিদাবোৰু

পিচিএমএম/কন, মালিগাঁও

নিবিদা জাননী নংঃ ২৯/২০২৩: তাৰিখঃ ০৫-০:

উত্তৰ-পূব সীমান্ত ৰে'লৱে নিৰ্মাণ সংস্থা

বানেশ্বৰ নাৰ্জাৰীয়ে কয়-চৰকাৰে আমাৰ জিলা এবছুৰ কোষাধ্যক্ষ জিকুল স্বৰ্গীয়াৰীৰ উপৰিও তামুলপুৰৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।

ল'জিক ইনফ'টেক লিমিটেড

চি আই এন ঃ এল৫১৯০৯ এএছ১৯৮৫পিএলচি০০২২৯০ পঞ্জীয়ন কাৰ্যালয়ঃ ঘৰ নং ২০৫, হৰিবুল ৰয় মাকেট, দ্বিতীয় মহলা, এ. টি. ৰোড, গুৱাহাটী-৭৮১ ০০১, ই-মেইল আই ডিঃ lil_logic90@hotmail.com

বাৰ্ষিক সাধাৰণ সভা, ই-ভোটিং আৰু বুক ক্ল'জাৰ জাননী

জাননীৰ জৰিয়তে অৱগত কৰা হ'ল **ল'জিক ইনফ'টেক লিমিটেড** ("**কোম্পানী**")ৰ সদস বাৰ্ষিক সাধাৰণ সভা ("এজিএম") অনুষ্ঠিত হ'ব **শনিবাৰ, ৩০ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে বিয়**ৰি ০৩.৩০ বজাত কোম্পানীৰ পঞ্জীয়ন কাৰ্যালয় ঘৰ নং ২০৫, হৰিবুল ৰয় মাৰ্কেট, দ্বিতীয় মহলা, এ.টি **ৰোড, গুৱাহাটী-৭৮১০০১** ঠিকনাত কোম্পানীৰ এজিএম জাননীত উল্লেখ কৰা অনুসৰি।

এ জি এম জাননী প্ৰেৰণ কাৰ্য, য'ত উল্লেখ আছে ৰিম'ট ই-ভোটিং ব্যৱস্থা সম্পৰ্কে, লগতে উপস্থিতিৰ শ্লপ আৰু প্ৰক্সি প্ৰ-পত্ৰ, সম্পূৰ্ণভাৱে ০৭ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে সদস্যসকললৈ যাৰ নাম সদস্য ্ৰাঞ্জীয়ন বহী/হিতাধিকাৰীৰ তালিকাত উল্লেখ আছে ডেপ'জিটৰীৰ জৰিয়তে তলত বৰ্ণনা কৰা ধৰণে ক. ই-মেইলৰ জৰিয়তে যিসকলৰ ই-মেইল আইডি পঞ্জীয়ন আছে

কোম্পানী আইন-২০১৩ ('আইন')ৰ ধাৰা- ১০৮ পঢ়ি উঠি কোম্পানীজ (মেনেজমেণ্ট এৎ এডমিনিষ্ট্ৰেচন) ৰুলছ-২০১৪ৰ বিধি-২০, যেনেদৰে সংশোধিত হয়, আৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোর্ড অব ইণ্ডিয়া (লিষ্টিং অবিগোচন এণ্ড ডিছক জাৰ ৰিকৱাৰমেণ্ট) ৰেণ্ডলেচন-২০১৫ ('লিষ্টিং লেণ্ডলেচন')ৰ ৰেণ্ডলেচন-৪৪ আৰু চেক্ৰেংটেৰিয়েল ষ্টেণ্ডাৰ্ড সাধাৰণ সভাৰ বিষয়ত (এছএছ-২ অনুসৰি জাৰি কৰা হৈছে ইনষ্টিটিউট অব কোম্পানী চেক্ৰেটেৰিজ অব ইণ্ডিয়াৰ দ্বাৰা। কোম্পানীৰ্টে ইয়াৰ সদস্যসকলৰ বাবে প্ৰদান ধৰিব ভোটদানৰ সবিধা ইলেকট্ট'নিক মাধ্যমেৰে সেইদিনা বা এজিএম আহ্বানৰ জাননীত উল্লেখ থকা অনুসৰি কোম্পানীয়ে (ৰিম'ট ই-ভোটিং) ই-ভোটিং সেৱা প্ৰদান কৰিব নেচনেল ছিকিউৰিটিজ ডেপ'জিটৰী লিমিটেড ('এন এছ ডি এল')ৰ দ্বাৰা। আইন আৰু নিয়মাৱলী সম্পর্কে সবিশেষ তথ্য তলত উল্লেখ আছে ঃ

যিসকল সদস্যই শ্বেয়াৰ আহৰণ কৰিছে ফিজিকেল ফৰ্ম বা ডি মেটেৰিয়েলাইজড ফৰ্মত আৰ যিসকলৰ নাম সদস্যৰ পঞ্জীয়ন বহীত লিপিবদ্ধ আছে বা হিতাধিকাৰী স্বত্বাধিকাৰীৰ পঞ্জীয়ন বহীত ডেপ'জিটৰীয়ে পৰিচালনা কৰা অনসৰি, কাট-অব-ডেট লৈকে অৰ্থাৎ ২৩ ছেপ্টেম্বৰ, ২০২৩ ('উপযুক্ত সদস্য'), তেওঁলোকে ৰিম'ট ই-ভোটিঙৰ জৰিয়তে ভোটদান কৰিব পাৰিব এজিএম . সভাত বা কোম্পানীৰ এজিএম আহ্বানৰ জাননীত বিশেষভাৱে উল্লেখ কৰা অনুসৰি;

) ৰিম'ট ই-ভোটিং আৰম্ভ হ'ব বুধবাৰ, ২৭ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে পুৱা ০৯.০০ বজাৰ পৰা;) ৰিম'ট ই-ভোটিং সমাপ্ত হ'ব শুকুৰবাৰ, ২৯ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে বিয়লি ৫.০০ বজাত; ৰিম'ট ই-ভোটিং ব্যৱস্থাৱলী সংযোগবিহীন কৰা হ'ব ইয়াৰ পিছত আৰু ইলেকট্ৰ'নিক মাধ্যমেত ইয়াৰ পিছত ভোটদানৰ অনুমতি দিয়া নহ'ব। এবাৰ ভোটদান কৰাৰ পিছত এজন সদস্যই নিজ সিদ্ধান্ত সলনি কৰিব নোৱাৰিব সদস্যসকলে মন কৰিব লাগিব হ

বেলট পেপাৰৰ জৰিয়তে এজিএমত ভোটদানৰ সুবিধা লাভ কৰিব আৰু যিসকল সদস্যই এজিএমও উপস্থিত থাকিব আৰু ইয়াৰ পূৰ্বে ৰিম'ট ই-ভোটিঙৰ জৰিয়তে ভোট দিয়া নাই, তেওঁলোকে বেলা পেপাৰত ভোটদানৰ অধিকাৰ লাভ কৰিব এজন সদস্যই ৰিম'ট ই-ভোটিঙৰ জৰিয়তে ভোটদান কৰিলেও এজিএমত উপস্থিত থাকিব পাৰিব

যদিও পুনৰ ভোটদানৰ অনুমতি লাভ নকৰে।

যদিহে কোনো লোকে কোম্পানীৰ সদস্য হৈছে এজিএম জাননী প্ৰেৰণৰ পিছত কিন্তু কাট-অব ডেট অৰ্থাৎ ২৩ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে বা তাৰ পূৰ্বে, তেন্তে তেওঁ লগ-ইন আইডি আৰু পাছৱৰ্ড আহৰণ কৰিব পাৰিব অনুৰোধপত্ৰ প্ৰেৰণ কৰি evoting@nsdl.co.in লৈ এজন ব্যক্তি যদিহে তেওঁৰ নাম সদস্যৰ পঞ্জীয়ন বহীত লিপিবদ্ধ আছে বা হিতাধিকাৰী স্বত্বাধিকাৰী

পঞ্জীয়ন হৈ আছে ডেপ'জিটৰীৰ দ্বাৰা কাট-অব-অব-ডেটলৈকে তেনেহ'লে তেওঁ ৰিম'ট ই-ভোটিঙৰ জৰিয়তে ভোটদানৰ সুবিধা লাভ কৰিব, লগতে এজিএমত বেলটৰ জৰিয়তেও ভোট দিব পাৰিব i) যদিহে এইক্ষেত্ৰত কিবা জানিব লগা থাকে. তেনেহ'লে সদস্যসকলে সহায় ল'ব পাৰিব সঘৰে সোধা প্ৰশাৱলী (এফএকিউ)ৰ আৰু ই-ভোটিঙৰ পৰামৰ্শসমূহ সদস্যসকলে লাভ কৰিব পাৰিব ডাউনলোডৰ জৰিয়তে https://www.evoting.nsdl.com ৰ পৰা/বা যোগাযোগ কৰি

পাৰিব শ্ৰী স্বপন সৰকাৰ, পৰিচালন সঞ্চালক, lil_logic90@hotmail.com ত। সঞ্চালক মণ্ডলীয়ে নিযুক্ত কৰিছে শ্ৰী সঞ্জয় কুমাৰ ব্যাস, কোম্পানী সচিবক, নিৰীক্ষক হিচাপে যাতে ৰিম'ট ই-ভোটিং প্ৰক্ৰিয়া নিৰীক্ষণ কৰিব পাৰে আৰু ভোটদান প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছবাৱে সম্প

ঃ) সদস্যৰ পঞ্জীয়ন বহী আৰু কোম্পানীৰ শ্বেয়াৰ ট্ৰেন্সফাৰ বক বন্ধ কৰা হ'ব দেওবাৰ. ২৪ ছেপ্টেম্বৰ ২০২৩ তাৰিখৰ পৰা শনিবাৰ, ৩০ ছেপ্টেম্বৰ, ২০২৩ লৈ (দুয়োটা দিন অন্তৰ্ভুক্ত কৰি) এজিএমৰ

বিশেষ তথ্যৰ বাবে সদস্যসকলে এজিএম জাননী অনুসৰণ কৰিব পাৰিব ৰিম'ট ই-ভোটিং পদ্ধতি আৰু নিয়মাৱলী সম্পৰ্কে। যদিহে কিবা আপত্তি বা কোম্পানীৰ সদস্যসকলৰ প্ৰশ্ন থাকে. ইলেকট্ৰ'নিক ভোটদান সম্পৰ্কত. তেওঁলোকে ওপৰত উল্লেখ কৰা অনুসৰি যোগাযোগ কৰিব পাৰিব বা লিখিব পাৰিব কোম্পানী সচিবলৈ, কোম্পানীৰ কৰ্প ৰেট কাৰ্যালয়ত।

এজিএম আহ্বানৰ জাননী আৰু অন্যান্য লাগতিয়াল নথিসমূহ উপলব্ধ থাকিব কোম্পানীৰ ৱেবছাইট www.logicinfotech.co.in আৰু এন এছ ডি এলৰ ৱেবছাইট www.evoting.nsdl.comত।

ল'জিক ইনফ'টেক লিমিটেৰ হৈ

ডিআইএনঃ ০৫১৪৯৪৪২

এন.ই. ইলেকট্রনিকছ লিমিটেড

স্থান ঃ গুৱাহাটী

চি আই এন ঃ এল৩২২০৩ এএছ১৯৮৩ পিএলচি০০২০৮২ পঞ্জীয়ন কাৰ্যালয় ঃ ঘৰ নং ৩৬, এছ.চি. ৰোড, ৰাইলেন-৩, আঠগাঁও পুখুৰীপাৰ, গুৱাহাটী-৭৮১ ০০১ ইংনেইল আইডি ঃ ne_electronic@yahoo.co.in

বাৰ্ষিক সাধাৰণ সভা, ই-ভোটিং আৰু বুক ক্ল'জাৰ জাননী

<mark>জাননী</mark>ৰ জৰিয়তে অৱগত কৰা হ'ল **এন.ই ইলেকট্ৰনিকছ লিমিটেড** ("**কোম্পানী**")ৰ সদ? য বাৰ্ষিক সাধাৰণ সভা ("এজিএম") অনুষ্ঠিত হ'ব **শনিবাৰ, ৩০ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে বিয়লি** ০৪.৩০ বজাত কোম্পানীৰ পঞ্জীয়ন কাৰ্যালয় <mark>ঘৰ নং ৩৬, এছ চি ৰোড, বাইলেন ৩, আঠগাঁও পুখুৰীপাৰ</mark> গু**ৱাহাটী-৭৮১০০১** ঠিকনাত কোম্পানীৰ এজিএম জাননীত উল্লেখ কৰা অনুসৰি। । জি এম জাননী প্ৰেৰণ কাৰ্য, য'ত উল্লেখ আছে ৰিম'ট ই-ভোটিং ব্যৱস্থা সম্পৰ্কে, লগতে উপস্থিতিৰ

গ্ৰপ আৰু প্ৰক্সি প্ৰ-পত্ৰ, সম্পূৰ্ণভাৱে ০৭ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে সদস্যসকললৈ যাৰ নাম সদস্যৰ পঞ্জীয়ন বহী/হিতাধিকাৰীৰ তালিকাত উল্লেখ আছে ডেপ'জিটৰীৰ জৰিয়তে তলত বৰ্ণনা কৰা ধৰণে ঃ ই-মেইলৰ জৰিয়তে যিসকলৰ ই-মেইল আইডি পঞ্জীয়ন আছে: কোম্পানী আইন-২০১৩ ('আইন')ৰ ধাৰা- ১০৮ পঢ়ি উঠি কোম্পানীজ (মেনেজমেণ্ট এণ্ড এডমিনিষ্ট্ৰেচন) ৰুলছ-২০১৪ৰ বিধি-২০, যেনেদৰে সংশোধিত হয়, আৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোর্ড অব ইণ্ডিয়া (লিষ্টিং অব্লিগেচন এণ্ড ডিছক্ল'জাৰ ৰিকুৱাৰমেণ্ট) ৰেণ্ডলেচন-২০১৫ ('লিষ্টিং লেণ্ডলেচন')ৰ ৰেণ্ডলেচন-৪৪ আৰু চেক্ৰেটেৰিয়েল ষ্টেণ্ডাৰ্ড সাধাৰণ সভাৰ বিষয়ত (এছএছ-২) অনুসৰি জাৰি কৰা হৈছে ইনষ্টিটিউট অব কোম্পানী চেক্ৰেটেৰিজ অব ইণ্ডিয়াৰ দ্বাৰা। কোম্পানীয়ে

ইয়াৰ সদস্যসকলৰ বাবে প্ৰদান ধৰিব ভোটদানৰ সুবিধা ইলেকট্ৰ'নিক মাধ্যমেৰে সেইদিনা বা এজিএম আহ্বানৰ জাননীত উল্লেখ থকা অনুসৰি কোম্পানীয়ে (ৰিম'ট ই-ভোটিং) ই-ভোটিং সেৱা প্ৰদান কৰিব নেচনেল ছিকিউৰিটিজ ডেপ'জিটৰী লিমিটেড ('এন এছ ডি এল')ৰ দ্বাৰা। আইন আৰু নিয়মাৱলী সম্পৰ্কে সবিশেষ তথ্য তলত উল্লেখ আছে ^হ যিসকল সদস্যই শ্বেয়াৰ আহৰণ কৰিছে ফিজিকেল ফৰ্ম বা ডি মেটেৰিয়েলাইজড ফৰ্মত আৰ

যিসকলৰ নাম সদস্যৰ পঞ্জীয়ন বহীত লিপিবদ্ধ আছে বা হিতাধিকাৰী স্বত্বাধিকাৰীৰ পঞ্জীয়ন বহীত ডেপ'জিটৰীয়ে পৰিচালনা কৰা অনসৰি, কাট-অব-ডেট লৈকে অৰ্থাৎ ২৩ ছেপ্টেম্বৰ, ২০২৩ ('উপযক্ত সদস্য'), তেওঁলোকে ৰিম'ট ই-ভোটিঙৰ জৰিয়তে ভোটদান কৰিব পাৰিব এজিএমৰ সভাত বা কোম্পানীৰ এজিএম আহ্বানৰ জাননীত বিশেষভাৱে উল্লেখ কৰা অনুসৰি; ৰিম'ট ই-ভোটিং আৰম্ভ হ'ব বুধবাৰ, ২৭ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে পুৱা ০৯.০০ বজাৰ পৰা;

ৰিম'ট ই-ভোটিং সমাপ্ত হ'ব শুকুৰবাৰ, ২৯ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে বিয়লি ৫.০০ বজাত;) ৰিম'ট ই-ভোটিং ব্যৱস্থাৱলী সংযোগবিহীন কৰা হ'ব ইয়াৰ পিছত আৰু ইলেকট্ৰ'নিক মাধ্যমেৰে ইয়াৰ পিছত ভোটদানৰ অনুমতি দিয়া নহ'ব। এবাৰ ভোটদান কৰাৰ পিছত এজন সদস্যই নিজৰ সিদ্ধান্ত সলনি কৰিব নোৱাৰিব: । সদস্যসকলে মন কৰিব লাগিব[°]ঃ

্ বেলট পেপাৰৰ জৰিয়তে এজিএমত ভোটদানৰ সবিধা লাভ কৰিব আৰু যিসকল সদস্যই এজিএমত উপস্থিত থাকিব আৰু ইয়াৰ পূৰ্বে ৰিম'ট ই-ভোটিঙৰ জৰিয়তে ভোট দিয়া নাই, তেওঁলোকে বেলট পেপাৰত ভোটদানৰ অধিকাৰ লাভ কৰিব;

এজন সদস্যই ৰিম'ট ই-ভোটিঙৰ জৰিয়তে ভোটদান কৰিলেও এজিএমত উপস্থিত থাকিব পাৰিব যদিও পুনৰ ভোটদানৰ অনুমতি লাভ নকৰে। যদিহে কোনো লোকে কোম্পানীৰ সদস্য হৈছে এজিএম জাননী প্ৰেৰণৰ পিছত কিন্তু কাট-অব

ডেট অৰ্থাৎ ২৩ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে বা তাৰ পূৰ্বে, তেন্তে তেওঁ লগইন আইডি আৰু পাছৱৰ্ড আহৰণ কৰিব পাৰিব অনুৰোধপত্ৰ প্ৰেৰণ কৰি evoting@nsdl.co.in লৈ ৷ এজন ব্যক্তি যদিহে তেওঁৰ নাম সদস্যৰ পঞ্জীয়ন বহীত লিপিবদ্ধ আছে বা হিতাধিকাৰী স্বত্বাধিকাৰীৰ পঞ্জীয়ন হৈ আছে ডেপ জিটৰীৰ দ্বাৰা কাট-অব-অব-ডেটলৈকে তেনেহ'লে তেওঁ ৰিম'ট ই-ভোটিঙৰ

জৰিয়তে ভোটদানৰ সুবিধা লাভ কৰিব, লগতে এজিএমত বেলটৰ জৰিয়তেও ভোট দিব পাৰিব । যদিহে এইক্ষেত্ৰত কিবা জানিব লগা থাকে, তেনেহ'লে সদস্যসকলে সহায় ল'ব পাৰিব সঘনে সোধা প্ৰশাৱলী (এফএকিউ)ৰ আৰু ই-ভোটিঙৰ পৰামৰ্শসমহ সদস্যসকলে লাভ কৰিব পাৰিব ভাউনলোডৰ জৰিয়তে https://www.evoting.nsdl.com ৰ পৰা/বা যোগাযোগ কৰিব পাৰিব শ্ৰী স্বপন সৰকাৰ, পৰিচালন সঞ্চালক, ne electronic@yahoo.co.in ত।

সঞ্চালক মণ্ডলীয়ে নিযুক্ত কৰিছে শ্ৰী সঞ্জয় কুমাৰ ব্যাস, কোম্পানী সচিবক, নিৰীক্ষক হিচাপে যাতে ৰিম'ট ই-ভোটিং প্ৰক্ৰিয়া নিৰীক্ষণ কৰিব পাৰে আৰু ভোটদান প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছবাৰে সম্পন্ন হয়। ৪) সদস্যৰ পঞ্জীয়ন বহী আৰু কোম্পানীৰ শ্বেয়াৰ ট্ৰেন্সফাৰ বুক বন্ধ কৰা হ'ব দেওবাৰ, ২৪ ছেপ্টেম্বৰ

২০২৩ তাৰিখৰ পৰা শনিবাৰ, ৩০ ছেপ্টেম্বৰ, ২০২৩ লৈ (দুয়োটা দিন অন্তৰ্ভুক্ত কৰি) এজিএমৰ বিশেষ তথাৰ বাবে সদস্যসকলে এজিএম জাননী অনসৰণ কৰিব পাৰিব ৰিম'ট ই-ভোটিং পদ্ধতি আৰু নিয়মাৱলী সম্পৰ্কে। যদিহে কিবা আপত্তি বা কোম্পানীৰ সদস্যসকলৰ প্ৰশ্ন থাকে, ইলেকট্ৰ নিক

ভাটদান সম্পৰ্কত, তেওঁলোকে ওপৰত উল্লেখ কৰা অনুসৰি যোগাযোগ কৰিব পাৰিব বা লিখিব াাৰিব কোম্পানী সচিবলৈ, কোম্পানীৰ কৰ্প'ৰেট কাৰ্যালয়ত। এজিএম আহ্বানৰ জাননী আৰু অন্যান্য লাগতিয়াল নথিসমহ উপলব্ধ থাকিব কোম্পানীৰ ৱেবছাইট ww.neelectronics.co.in আৰু এন এছ ডি এলৰ ৱেবছাইট www.evoting.nsdl.comত

বোৰ্ডৰ আদেশ অনযায়ী এন.ই ইলেক্টনিকছ লিমিটেৰ হৈ (স্বপন সৰকাৰ

সঞ্চালব

শ্ৰদ্ধাৰ ভূপেন হাজৰিকাৰ দ্বাৰা ৰচিত কালজয়ী এটি সুন্দৰ গীত পৰিৱেশন কৰি শিল্পী গৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। অনষ্ঠানত ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্য কৰি বক্তব্য ৰাখি পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে ড০

দিয়ে । উল্লেখ্য যে বহু বছুৰ ধৰি কাৰ্বি পৰিষদৰ উদ্যোগ আৰু বাণিজ্য ্ৰভূপেন হাজৰিকাৰ মহান সৃষ্টিৰাজীক আজীৱন জীয়াই ৰখাৰ বিভাগটো মৃতপ্ৰায় হৈ থকাৰ পৰিৱৰ্তে প্ৰভাত তাৰ'ৱে এই গুৰুত্বপূৰ্ণ স্বাৰ্থত নতুন প্ৰজন্মৰ মাজত তেখেতৰ গীত, সাহিত্য, বিভাগটোৰ দায়িত্ব লোৱাৰে পৰা পুনৰ প্ৰাণ পাই উঠা যেন হোৱা বুলি সংগ্ৰামী সত্ত্বাৰ লগতে অসমী আইৰ প্ৰতি থকা অগাধ প্ৰেমৰ হাঁহিমুখে গ্ৰাহকৰ সেৱাত কথা চৰ্চা কৰাৰ বাবে সকলোকে আহ্বান জনায়।

লাফান ছফটৱেৰ লিমিটেড

চি আই এন ঃ এল৭২২০০ এএছ১৯৮৫পিএলচি০০২৪২৬ পঞ্জীয়ন কাৰ্যালয়ৰ ঃ ঘৰ নং ২০৫, হৰিবল ৰয় মাৰ্কেট, দ্বিতীয় মহলা, এ. টি. ৰোড, গুৱাহাটী-৭৮১ ০০১, ই-মেইল আই ডি ঃ laffan@mail.com

বাৰ্ষিক সাধাৰণ সভা, ই-ভোটিং আৰু বুক ক্ল'জাৰ জাননী ঙ্গাননীৰ জৰিয়তে অৱগত কৰা হ'ল লাফান ছফটৱেৰ লিমিটেড ("**কোম্পানী"**)ৰ সদস্যসকলক *ে* ৰ্ষিক সাধাৰণ সভা ("এজিএম") অনুষ্ঠিত হ'ব **শনিবাৰ, ৩০ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে বি**য়**ি**

০২.৪৫ বজাত কোম্পানীৰ পঞ্জীয়ন কাৰ্যালয় ঘৰ নং ২০৫, হৰিবুল ৰয় মাৰ্কেট, দ্বিতীয় মহলা, এ.টি. ৰোড, গুৱাহাটী-৭৮১০০১ ঠিকনাত কোম্পানীৰ এজিএম জাননীত উল্লেখ কৰা অনুসৰি। এ জি এম জাননী প্ৰেৰণ কাৰ্য, য'ত উল্লেখ আছে ৰিম'ট ই-ভোটিং ব্যৱস্থা সম্পৰ্কে, লগতে উপস্থিতিৰ

শ্লিপ আৰু প্ৰক্সি প্ৰ-পত্ৰ, সম্পূৰ্ণভাৱে ০৭ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে সদস্যসকললৈ যাৰ নাম সদস্য পঞ্জীয়ন বহী/হিতাধিকাৰীৰ তালিকাত উল্লেখ আছে ডেপ'জিটৰীৰ জৰিয়তে তলত বৰ্ণনা কৰা ধৰণে ই-মেইলৰ জৰিয়তে যিসকলৰ ই-মেইল আইডি পঞ্জীয়ন আছে: কোম্পানী আইন-২০১৩ ('আইন')ৰ ধাৰা- ১০৮ পঢ়ি উঠি কোম্পানীজ (মেনেজমেণ্ট এ

এডমিনিষ্ট্ৰেচন) ৰুলছ-২০১৪ৰ বিধি-২০, যেনেদৰে সংশোধিত হয়, আৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোর্ড অব ইণ্ডিয়া (লিষ্টিং অব্লিগেচন এণ্ড ডিছক্ল'জাৰ ৰিকুৱাৰমেণ্ট) ৰেণ্ডলেচন-২০১৫ ('লিষ্টিং লেণ্ডলেচন')ৰ ৰেণ্ডলেচন-৪৪ আৰু চেক্ৰেটেৰিয়েল ষ্টেণ্ডাৰ্ড সাধাৰণ সভাৰ বিষয়ত (এছএছ-২ অনুসৰি জাৰি কৰা হৈছে ইনষ্টিটিউট অব কোম্পানী চেক্ৰেটেৰিজ অব ইণ্ডিয়াৰ দ্বাৰা। কোম্পানীয়ে ইয়াৰ সদস্যসকলৰ বাবে প্ৰদান ধৰিব ভোটদানৰ সুবিধা ইলেকট্ৰ'নিক মাধ্যমেৰে সেইদিনা বা এজিএম আহ্বানৰ জাননীত উল্লেখ থকা অনসৰি কোম্পানীয়ে (ৰিম'ট ই-ভোটিং) ই-ভোটিং সেৱা প্ৰদা কৰিব নেচনেল ছিকিউৰিটিজ ডেপ'জিটৰী লিমিটেড ('এন এছ ডি এল')ৰ দ্বাৰা। আইন আৰু নিয়মাৱল নম্পর্কে সবিশেষ তথ্য তলত উল্লেখ আছেঃ

যিসকল সদস্যই শ্বেয়াৰ আহৰণ কৰিছে ফিজিকেল ফৰ্ম বা ডি মোটেৰিয়েলাইজড ফৰ্মত আৰ যিসকলৰ নাম সদস্যৰ পঞ্জীয়ন বহীত লিপিবদ্ধ আছে বা হিতাধিকাৰী স্বত্বাধিকাৰীৰ পঞ্জীয়ন বহীও ডেপ'জিটৰীয়ে পৰিচালনা কৰা অনুসৰি, কাট-অব-ডেট লৈকে অৰ্থাৎ ২৩ ছেপ্টেম্বৰ, ২০২৬ ('উপযক্ত সদস্য'), তেওঁলোকে ৰিম'ট ই-ভোটিঙৰ জৰিয়তে ভোটদান কৰিব পাৰিব এজিএম

সভাত বা কোম্পানীৰ এজিএম আহ্বানৰ জাননীত বিশেষভাৱে উল্লেখ কৰা অনুসৰি: ৰিম'ট ই-ভোটিং আৰম্ভ হ'ব বুধবাৰ, ২৭ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে পুৱা ০৯.০০ বজাৰ পৰা; ৰিম'ট ই-ভোটিং সমাপ্ত হ'ব শুকুৰবাৰ, ২৯ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে বিয়লি ৫.০০ বজাত; ৷ ৰিম'ট ই-ভোটিং ব্যৱস্থাৱলী সংযোগবিহীন কৰা হ'ব ইয়াৰ পিছত আৰু ইলেকট্ট'নিক মাধ্যমেৰে

ইয়াৰ পিছত ভোটদানৰ অনুমতি দিয়া নহ'ব। এবাৰ ভোটদান কৰাৰ পিছত এজন সদস্যই নিজ সিদ্ধান্ত সলনি কৰিব নোৱাৰিব) সদস্যসকলে মন কৰিব লাগিব <u>ই</u> বেলট পেপাৰৰ জৰিয়তে এজিএমত ভোটদানৰ সুবিধা লাভ কৰিব আৰু যিসকল সদস্যই এজিএমত

উপস্থিত থাকিব আৰু ইয়াৰ পূৰ্বে ৰিম'ট ই-ভোটিঙৰ জৰিয়তে ভোট দিয়া নাই, তেওঁলোকে বেলা পেপাৰত ভোটদানৰ অধিকাৰ লাভ কৰিব: এজন সদস্যই ৰিম'ট ই-ভোটিঙৰ জৰিয়তে ভোটদান কৰিলেও এজিএমত উপস্থিত থাকিব পাৰি যদিও পুনৰ ভোটদানৰ অনুমতি লাভ নকৰে। যদিহে কোনো লোকে কোম্পানীৰ সদস্য হৈছে এজিএম জাননী প্ৰেৰণৰ পিছত কিন্তু কাট-অব-

ডেট অৰ্থাৎ ২৩ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে বা তাৰ পূৰ্বে, তেন্তে তেওঁ লগইন আইডি আৰু পাছৰ আহৰণ কৰিব পাৰিব অনুৰোধপত্ৰ প্ৰেৰণ কৰি evoting@nsdl.co.in লৈ) এজন ব্যক্তি যদিহে তেওঁৰ নাম সদস্যৰ পঞ্জীয়ন বহীত লিপিবদ্ধ আছে বা হিতাধিকাৰী স্বত্বাধিকাৰীৰ

পঞ্জীয়ন হৈ আছে ডেপ'জিটৰীৰ দ্বাৰা কাট-অব-অব-ডেটলৈকে তেনেহ'লে তেওঁ ৰিম'ট ই-ভোটিঙৰ জৰিয়তে ভোটদানৰ সুবিধা লাভ কৰিব, লগতে এজিএমত বেলটৰ জৰিয়তেও ভোট দিব পাৰিব।) যদিহে এইক্ষেত্ৰত কিবা জানিব লগা থাকে, তেনেহ'লে সদস্যসকলে সহায় ল'ব পাৰিব সঘৰে সোধা প্ৰশাৱলী (এফএকিউ)ৰ আৰু ই-ভোটিঙৰ পৰামৰ্শসমূহ সদস্যসকলে লাভ কৰিব পাৰিব ডাউনলোডৰ জৰিয়তে https://www.evoting.nsdl.com ৰ পৰা/বা যোগাযোগ কৰিব পাৰিব শ্ৰী স্থপন সৰকাৰ, পৰিচালন সঞ্চালক, laffan@mail.com ত।

সঞ্চালক মণ্ডলীয়ে নিযুক্ত কৰিছে শ্ৰী সঞ্জয় কুমাৰ ব্যাস, কোম্পানী সচিবক, নিৰীক্ষক হিচাপে যাতে ৰিম'ট ই-ভোটিং প্ৰক্ৰিয়া নিৰীক্ষণ কৰিব পাৰে আৰু ভোটদান প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছবাৱে সম্পা ঃ) সদস্যৰ পঞ্জীয়ন বহী আৰু কোম্পানীৰ শ্বেয়াৰ ট্ৰেন্সফাৰ বুক বন্ধ কৰা হ'ব দেওবাৰ, ২৪ ছেপ্টেম্বৰ

বিশেষ তথ্যৰ বাবে সদস্যসকলে এজিএম জাননী অনুসৰণ কৰিব পাৰিব ৰিম'ট ই-ভোটিং পদ্ধতি আৰু নিয়মাৱলী সম্পৰ্কে। যদিহে কিবা আপত্তি বা কোম্পানীৰ সদস্যসকলৰ প্ৰশ্ন থাকে, ইলেকট্ৰ'নিক ভাটদান সম্পৰ্কত, তেওঁলোকে ওপৰত উল্লেখ কৰা অনুসৰি যোগাযোগ কৰিব পাৰিব বা লিখিব

২০২৩ তাৰিখৰ পৰা শনিবাৰ, ৩০ ছেপ্টেম্বৰ, ২০২৩ লৈ (দুয়োটা দিন অন্তৰ্ভুক্ত কৰি) এজিএমৰ

এজিএম আহ্বানৰ জাননী আৰু অন্যান্য লাগতিয়াল নথিসমহ উপলব্ধ থাকিব কোম্পানীৰ ৱেবছাইট www.laffan.co.in আৰু এন এছ ডি এলৰ ৱেবছাইট www.evoting.nsdl.com ত। বোৰ্ডৰ আদেশ অন্যায়ী

লাফান ছফটৱেৰ লিমিটেৰ হৈ

(স্থপন সৰকাৰ)

তাৰিখ ঃ ০৮.০৯.২০২৩

স্থান ঃ গুৱাহাটী

ডিআইএনঃ ০৫১৪৯৪৪

তাৰিখ ঃ ০৮.০৯.২০২৩

ণাৰিব কোম্পানী সচিবলৈ, কোম্পানীৰ কৰ্প'ৰেট কাৰ্যালয়ত।

বুলি চৰকাৰক সকীয়াই দিয়ে জনগোষ্ঠীয় মন্তব্য কৰে ছাত্ৰ সংগঠনটোৰ উপদেষ্টা দীপক

প্ৰতিবাদত অংশগ্ৰহণে কৰে।

মাজনিশা উন্মোচন হ'ল ব্যতিক্রমী গ্রন্থ 'আলবেক দলীলা' বিবুদ্ধিত পৰোঁ। কথাছবিখনত নায়কজনেও তেনে সমস্যাত বাৰে বাৰে পৰি ভাৰাক্ৰান্ত হৈছিল। কিন্তু প্ৰতিবাৰেই তেওঁ

জিলাখনৰ সচেতন ৰাইজে একমখে স্বীকাৰ কৰিবলৈ বাধ্য হৈছে।

নিবনুৱাক কৰ্মসংস্থাপন দিয়াৰ পোষকতা কৰিছে। ইতিমধ্যে, অসম

চৰকাৰৰ সংশ্লিষ্ট বিভাগে দোৱাৰ-আমলা পৰিষদীয় সমষ্টিৰ চিনানীৰ

পৰা সেন্দূৰীআঁটীলৈকে প্ৰায় তিনিশ বিঘাৰ এক বৃহৎ এলেকা ভূমি

পৰ্যৱেক্ষণ কৰি প্ৰকল্পটো প্ৰতিষ্ঠাৰ বাবে প্ৰাৰম্ভিক কাম-কাজ সম্পূৰ্ণ

কৰি তুলিছে বুলি জানিব পৰা গৈছে। কাৰ্বি পৰিষদৰ উদ্যোগ আৰু

বাণিজ্য বিভাগৰ কাৰ্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা জনদৰদী

নেতা প্ৰভাত তাৰ'ৱে মন্তব্য কৰে যে মই কাৰ্বি পৰিষদৰ উদ্যোগ

আৰু বাণিজ্য বিভাগৰ দায়িত্ব লোৱাৰে পৰা কিছু নতুনত্ব আনি বিজ্ঞান

আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগেৰে উঠি অহা প্ৰজন্মক উদ্যোগ প্ৰতিষ্ঠাৰ

বাবে আগ্ৰহী কৰি তলিবলৈ প্ৰয়াস কৰিছোঁ। তদপৰি, আমাৰ পাহাৰীয়া

জিলাত যিহেতু বাঁহ প্ৰচুৰ পৰিমাণে পোৱা যায় বা উপলব্ধ সেইবাবে

ইয়াত এটা বাঁহশিল্পৰ উদ্যোগ প্ৰতিষ্ঠাৰে অৰ্থনৈতিক দিশত কাৰ্বি

পৰিষদক কিছু সঁকাহ দিয়াৰ লগতে নিবনুৱা সমস্যা সমাধানতো

উল্লেখনীয় পদক্ষেপ হ'ব বুলি গণ্য কৰি এই প্ৰকল্পটি হাতত লৈছোঁ।

তদপৰি, ইয়াত এটি বাঁহৰ 'হাব' গঠন কৰি বৈজ্ঞানিক পদ্ধতিৰে বাঁহৰ

অধিক উৎপাদন কৰি অন্য ৰাজ্য বা বিদেশলৈ ৰপ্তানি কৰাৰ লগতে

বাঁহৰ পৰাও তৈয়াৰ কৰা বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰি বিদেশ পৰ্য্যন্ত ৰপ্তানি

কৰাৰ পৰিকল্পনা আগত ৰাখি আগবাঢ়িছোঁ বুলি সাংবাদিকক জানিবলৈ

বাহনৰ দুৰ্ঘটনা দৈনন্দিন বাৰ্তাৰ সেৱা, ৰহা, ৮ ছেপ্টেম্বৰ ঃ ৰহা টোলগে'টৰ সমীপত আজি সন্ধিয়া তিনিখন বাহনৰ মাজত লাগে প্ৰচণ্ড সংঘৰ্ষ। দুর্ঘটনাটোত এজন লোক আহত হয় যদিও সৌভাগ্যক্রমে ৰক্ষা পৰে কেইবাজনো আৰোহী। জানিব পৰা মতে ৰহাৰ টোলগে টৰ সমীপত ৰাষ্ট্ৰীয় পথৰ ওপৰত ৰৈ থকা এএছ ০১ পিচি৯৮৬২ নম্বৰৰ ট্ৰাকখনত নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এএছ ০১ এমচি ৯৮৮২ নম্বৰৰ টাটা ম'বাইলখনে পিছফালৰ পৰা খুন্দা মাৰে। সেই সময়তে টাটা ম'বাইলখনৰ পিছে পিছে অহা এএছ ০১ এফবি ০৯৮৮ নম্বৰৰ নেক্সা গাড়ীখনে টাটা ম'বাইলখনত প্ৰচণ্ড খুন্দা মাৰে। দুৰ্ঘটনাটোত নেক্সা বাহনখনত থকা এজন আৰোহী আহত হয় যদিও বাকী তিনিওখন বাহনত থকা আৰোহীসকল সৌভাগ্যক্ৰমে ৰক্ষা পৰে। আহত লোকজনক অৱশ্যে লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইপিনে দুর্ঘটনাটোত নেক্সা গাড়ীখন বহু

পৰিচালক কিম ফাৰ্ৰেণ্টৰ 'দ্য উইকেণ্ড আৱ্যে' নামৰ ৰহস্যপূৰ্ণ ভূল, কোনটো শুদ্ধ বিচাৰ কৰিব নোৱাৰি বিভ্ৰান্ত হৈ পৰো।

দৈনন্দিন বাৰ্তাৰ সেৱা, ৮ ছেপ্টেম্বৰ ঃ কালি মাজনিশা উন্মোচিত হ'ল কিছুদিন ধৰি অসমৰ সাহিত্য জগতত নতুন নিজকে পৰিচয় দি ভালপোৱা উত্তৰ প্ৰদেশৰ নয়ডাত থকা চুমিন্দ্ৰ চৌধুৰীৰ স্থলিখিত পঞ্চাশটা ভিন্নসূৰী প্ৰবন্ধৰ সংকলন বাসভৱনত গ্ৰন্থখন উন্মোচন কৰে স্বয়ং তেওঁৰ পত্নী সুৰুজস্মিতা চৌধুৰীয়ে। গ্ৰন্থখনৰ ৰচনাৰ আঁৰত লুকাই থকা কিছদিন আগতে তেওঁ পাশ্চাত্য চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ প্ৰেম আৰু তাৰ পাছত হোৱা অনতাপৰ ওপৰত ভিত্তি কৰি নিৰ্মিত 'দ্য উইকেণ্ড আৱ্যে' চিনেমাখনৰ কাহিনীটোৱে হেনো চিনেমাখনত নায়কজনে উল্লেখ কৰা 'আলবেক দলীলা' অৰ্থাৎ হাদয় প্ৰকৃত পথ প্ৰদৰ্শক আৰবীক বাক্যাংশই লেখকৰ বাটত আমি সকলোৱেই কেতিয়াবা উজুটি খাই কোনটো

আমি প্ৰত্যেকেই জীৱনত তেনে পৰিস্থিতিৰ বহুতবাৰ সন্মুখীন

লেখাৰে সোৱাদ দিবলৈ ধৰা আৰু সাহিত্য অভিযন্তা অভিধাৰে আলবেক দলীলা। পত্নীৰ জন্ম দিনৰ প্ৰাকমুহূৰ্তত তেওঁৰ কথাৰ সম্ভেদ দিবলৈ গৈ চুমিন্দ্ৰ চৌধুৰীয়ে জনোৱা মতে বোলছবি এখন উপভোগ কৰিছিল। সচৰাচৰ ঘটা পৰকীয়া তেওঁক বিশেষ একো প্ৰভাৱান্বিত কৰা নাছিল। পাছে অন্তৰতৰ এক সাংঘাতিক জোৱাৰ আনি দিছিল। জীৱনৰ

হওঁ। কোনটো ভল, কোনটো শুদ্ধ বিচাৰ কৰিব নোৱাৰি

তিৱা স্বায়ত্ত পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত জাগীৰোডত সদৌ তিৱা ছাত্ৰ সন্থাৰ প্ৰতিবাদ পৰৱৰ্তী সময়ত মধ্য অসমত অপ্ৰীতিকৰ

জগৰীয়া হ'ব চৰকাৰ দৈনন্দিন বাৰ্তাৰ সেৱা, জাগীৰোড, ৮ ছেপ্টেম্বৰ ঃ সদৌ তিৱা ছাত্ৰ সন্থা আৰু আন কেইবাটাও সহযোগী সংগঠনে জাগীৰোডত ৰূপায়ণ কৰে গণ ধৰ্ণা কাৰ্যসূচী। বিশেষকৈ তিৱা স্বায়ত্ত পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা, ৰাজধানী সম্প্ৰসাৰণৰ ষড়যন্ত্ৰ বন্ধ কৰা, তিৱা ভাষা শিক্ষক নিযুক্তি দিয়া, মেঘালয়ত বসবাস কৰা তিৱাসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, কাৰ্বি আংলঙত বসবাস কৰা তিৱাসকলৰ বাবে আঞ্চলিক পৰিষদ গঠন কৰা, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী। মধ্য অসমৰ ভূমিপুত্ৰ তিৱা জনগোষ্ঠীৰ বহুদিনীয়া এই দাবীসমূহ অতি শীঘ্ৰে পুৰণ

পৰিস্থিতি উদ্ভৱ হ'লে

সংগঠনসমূহে। সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ, সদৌ তিৱা মহিলা সন্থা, সদৌ তিৱা সুৰক্ষা সমিতি আৰু তিৱা সাংস্কৃতিক সমাজৰ যৌথ উদ্যোগত ৰূপায়ণ কৰা গণ ধৰ্ণা কাৰ্যসূচীত চৰকাৰবিৰোধী শ্ল'গানেৰে উত্তাল কৰে পৰিৱেশ। তিৱা লোকসকলক কৰি অহা বঞ্চনাৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰখনক আগন্তুক লোকসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি সকীয়াই দিয়ে সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি প্ৰশান্ত মচৰঙে। আনহাতে, তিৱাসকলৰ দাবীসমূহ সমাধানৰ ক্ষেত্ৰত চৰকাৰে আজিলৈ কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰি বৰঞ্চ নকৰিলে আগন্তুক নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়া হ'ব দাবীসমূহক লৈ চৰকাৰে ৰাজনীতি কৰি অহা বুলি

আমচঙে । ইফালে, তিৱা যুৱ ছাত্ৰ পৰিষদৰ সভাপতি কৃষ্ণ কোঁৱৰে কয় যে তিৱা জনগোষ্ঠীয় দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণ নকৰাৰ বাবে জনগোষ্ঠীটোৰ মাজত ক্ষোভৰ একুৰা জুই উমি উমি জ্বলি আছে। সেয়ে পৰৱৰ্তী সময়ত মধ্য অসমত অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ হ'লে চৰকাৰ জগৰীয়া হ'ব।প্ৰতিবাদকাৰীসকলে বিভিন্ন চৰকাৰবিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। অৱশেষত মায়ং ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ দাবীসম্বলিত এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। উক্ত প্ৰতিবাদী কাৰ্যসচীত তিৱা জাতীয় সংগঠনৰ বহুকেইজন নেতা-কৰ্মীৰ লগতে তিৱা ৰাইজে

আলবেক দলীলা অৰ্থাৎ হৃদয়ৰ আহ্বানক প্ৰাধান্য দি আগুৱাই

যোৱাৰ চেষ্টা কৰিছিল। সংকটৰ সময়ত নায়কজনৰ মুখত

উচ্চাৰিত হোৱা আলবেক দলীলা এই আৰবীক বাক্যাংশৰ

আধাৰতে চৌধুৰীয়ে লিখি পেলাইছিল আলবেক দলীলা

নামৰ এটা দীঘলীয়া প্ৰবন্ধও। তথাপিও যেন লেখকৰ মনৰ

তৃপ্তি আঁতৰা নাছিল। সেয়েহে বিগত এটা বছৰ ধৰি হৃদয়ৰ

তাডনাত লেখক চৌধুৰীয়ে লিখি যুগুতোৱা প্ৰবন্ধকেইটা

সামৰি 'আলবেক দলীলা' নামৰ প্ৰবন্ধ সংকলন প্ৰকাশ কৰি

উলিওৱাৰ সিদ্ধান্ত লৈছিল। তাৰেই ফলত কালি মাজনিশা

অসমীয়া সাহিত্যৰ জগতত সংযোজন ঘটিল আলবেক দলীলা

নামৰ এই বিশেষ গ্ৰন্থখনৰ। গুৱাহাটীৰ বি এগু এম পাব্লিচাৰ্ছ

এণ্ড প্রিন্টার্ছ নামৰ নতুন প্রকাশন প্রতিষ্ঠানটোৱে প্রকাশ কৰি

উলিওৱা এই বিশেষ গ্ৰন্থখন লেখক চমিন্দ্ৰ চৌধৰীয়ে উৎসূৰ্গিত

কৰিছে তেওঁৰ সুখ-দুখৰ সময়ত সদায়েই নিজৰ অন্তৰৰ

আৱাহনক প্ৰধান্য দিবলৈ উৎসাহিত কৰা সহধৰ্মিণী

সুৰুজস্মিতা (জীমলি)ৰ নামত। আলবেক দলীলা নামৰ

গ্ৰন্থখন ইতিমধ্যেই অসমৰ বিভিন্ন গ্ৰন্থৰ বিপণী আৰু

এমাজ'নত ইতিমধ্যেই উপলব্ধ কৰা হৈছে। কিতাপখন পঢ়ি

পাঠক সমাজ উপকৃত হ'ব বুলি লেখক চুমিন্দ্ৰ চৌধুৰী যথেষ্ট